

খোতবা জুমা

কোৰাণ কৰিম,হাদীছ আৰু হজৰত মছীহ মাওউদ (আঃ)ৰ কিছুমান দোৱাৰ
বিৱৰণী

হেয়দিনা হজৰত আমিৰুল মোমিনিন খলিফাতুল মছীহ আল-খামিছ (আইঃ)য়ে ৫ এপ্ৰিল
২০২৪ চনত মছজিদ মোবাৰক ইছলামাবাদ টিলফোর্ড (বৃটেইনত) প্ৰদান কৰা জুমাৰ খোতবাৰ
সাৰাংশ।

أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ أَمَّا بَعْدُ فَأَعُوذُ بِاللَّهِ
مِنَ الشَّيْطَانِ الرَّجِيمِ. بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ. الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ. الرَّحْمَنِ الرَّحِيمِ. مُلِكِ يَوْمِ
الدِّينِ. إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ. اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ. صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ
الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ.

তাছাছদ তাউজ আৰু ছুৰা ফাতিহা পাঠৰ পিছত হুজুৰ আনোৱাৰ (আইঃ)য়ে কয় যে যোৱা জুমাৰ খোতবাত
হজৰত মছীহ মাওউদ (আঃ)ৰ বৰ্ণনাৰ আধাৰত বিভিন্ন দোৱা সম্পৰ্কে বৰ্ণনা কৰা হৈছে। তাৰেই কিছু অংশ
আজিৰ খোতবাত বৰ্ণনা কৰা হ'ব। আল্লাহ তা'লা কৈছে যে মই বিনয়ী আৰু নম্ৰজনৰ দোৱা শুনি লওঁ।
ইয়াতে বিনয়ী আৰু নম্ৰ এয়া বুজোৱা হোৱা নাই যে সেইজন কেৱল ব্যাকুল হৃদয়ৰ হওঁক বা নিঃসহায় হওঁক
বৰং বুজোৱা হৈছে যে সেইজনৰ সকলো বাটেই ঋদ্ধ হৈ পৰিছে আৰু একমাত্ৰ আল্লাহ তা'লাই তাৰ আগত
বন্তি হিচাপে আছে। গতিকে যেতিয়া আল্লাহ তা'লাৰ সমীপত দোৱা কৰিবলৈ নতশীৰ হ'ম তেতিয়া এনেকুৱা
বিগলিত অন্তৰৰ সৈতে প্ৰাৰ্থনা কৰিব লাগিব যে হে আল্লাহ ! তোমাৰ বিহনে মোৰ আৰু বেলেগ কোনো
নাই, মই তোমাতেই বিলীন আৰু তুমিয়েই মোৰ একমাত্ৰ ভৰসাৰ বন্তিগছি।

প্ৰত্যেকজন আহমদীয়ে এই কথাখিনি ভালদৰে হৃদয়ত স্থাপন কৰি ল'ব লাগিব যে আমি নিজৰ হৃদয় কক্ষত
এক বিশেষ ব্যাকুলতা (এক স্বৰ্গীয় তৃষ্ণা)ৰ জন্ম দিব লাগিব। যদি আমি নিজৰ দোৱা সমূহ আল্লাহৰ দৰবাৰত
গৃহীত কৰাৰ বিচাৰো তেন্তে আমি এনে ধৰণৰ তৃষ্ণা আৰু ব্যাকুলতাৰ আশ্ৰয় ল'ব লাগিব। হুজুৰ আনোৱাৰ
(আইঃ)য়ে ইয়াতে কিছুমান কোৰাণী আৰু হজৰত মছীহ মাওউদ (আঃ)ৰ প্ৰণীত দোৱা সম্পৰ্কে উল্লেখ
কৰিছে। এই দোৱাবোৰৰ ওপৰত আমি চিৰস্থায়ী ভাৱে মনোযোগ দিয়া উচিত হ'ব। ইয়াৰে সৰ্বপ্ৰথম হ'ল
ছুৰা ফাতিহা। নামাজৰ সময়ৰ ওপৰিও এই ছুৰা পঢ়ি থকা উচিত। এই ছুৰাৰ মূলভাৱৰ ওপৰত নিগূঢ় চিন্তা
কৰা আৰু নিজৰ হৃদয় খনক ইয়াৰ মূলকথা অনুযায়ী পৰিচালনা কৰিলেহে মানৱে আল্লাহৰ সান্নিধ্য লাভত
কৃতকাৰ্য হ'ব পাৰিব।

ইয়াৰ পিছত কোৰাণ কৰিমৰ আন এটা দোৱা উল্লেখ কৰা হৈছে যেনে,

رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ ﴿٢٠٢﴾ (2:202)

এই দোৱা আমি বৰ্তমানে বৰ জোৰ দি আৰু ব্যাকুলতাৰে পাঠ কৰিব লাগিব। তেহে জাগতিক পক্ষিলতা, সমস্যা আদিৰ পৰা হাতসাৰিবৰ উপায় হ'ব।

ইয়াৰ পিছত আৰু এটা দোৱা হ'ল

رَبَّنَا أَفْرِغْ عَلَيْنَا صَبْرًا وَثَبِّتْ أقدامَنَا وَانصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ ﴿٢٥١﴾ (2:251)

এই দোৱা আমি সদায় পঢ়ি থকা উচিত। ইয়াৰ লগতে আৰু এটা দোৱা হ'ল,

رَبَّنَا لَا تُؤَاخِذْنَا إِنْ نُسِينَا أَوْ أَخْطَأْنَا رَبَّنَا وَلَا تَحْمِلْ عَلَيْنَا إصْرًا كَمَا حَمَلْتَهُ عَلَى الَّذِينَ مِنْ قَبْلِنَا رَبَّنَا وَلَا تُحَمِّلْنَا مَا لِطَاقَةِ لِنَابِهِ^ج وَاعْفُ عَنَّا^{وقفة} وَاعْفِرْ لَنَا^{وقفة} وَارْحَمْنَا^{وقفة}

أَنْتَ مَوْلَانَا فَانصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ ﴿٢٨٧﴾ (2:287)

আমি নিজৰ ঈমান দৃঢ় হোৱাৰ নিমিত্তে নিম্ন লিখিত দোৱাটো পঢ়াৰ প্ৰয়োজন আছে,

رَبَّنَا لَا تُزِغْ قُلُوبَنَا بَعْدَ إِذْ هَدَيْتَنَا وَهَبْ لَنَا مِنْ لَدُنْكَ رَحْمَةً إِنَّكَ أَنْتَ

(3:9)

الْوَهَّابُ ﴿٩﴾

হৃদয়ৰ আনোৱাৰ (আই:) য়ে আঁহজৰত (ছাঃ)ৰ নিৰ্দেশিত কিছুমান দোৱা সম্পৰ্কে বৰ্ণনা কৰোঁতে কয় যে এবাৰ আঁহজৰত (ছাঃ)য়ে হজৰত আবু বক্কৰ (ৰাঃ)ক নামাজৰ মাজত এই দোৱা পঢ়িবলৈ শিকাইছিল, আল্লাহুন্মা ইন্নি জালামতু নাফছি জুলমান কাছিৰান ওৱা লাম ইয়াগফিৰুজ জুনুবা ইল্লা আনতা ফাগফিৰলি মাগফিৰাতাম মিন ইনদিকা ওৱাৰ হামনি ইল্লাকা আনতাল গাফুৰৰ বাহিম। (বুখাৰি কিতাবুল আজান, বাবুদ দুৱা কাবলাছালাম) হে আল্লাহ ! মই মোৰ প্ৰাণৰ ওপৰত বৰ জুলুম কৰিছোঁ আৰু কোনো গোনাহ এনে নাই যে তোমাৰ বিহনে ক্ষমা হ'ব পাৰে। গতিকে তুমি মোক ক্ষমা কৰি দিয়া আৰু মোৰ ওপৰত দয়া কৰা। নিশ্চয় তুমি অতিশয় ক্ষমা কৰোঁতা আৰু বাৰে বাৰে দয়া কৰোঁতা।

নবীয়ে কৰিম (ছাঃ)ৰ আগত যেতিয়াই কোনো বিপদ বা সমস্যাই দেখা দিছিল তেতিয়া তেখেত (ছাঃ)য়ে এই দোৱা ফাঁকি পঢ়িছিল, ইয়া হায়যু ইয়া কায়য়িমু বিৰাহমাতিকা আহতায়িছু (মিথকাত আলমাছাবিছল কিতাবুত দাৱাত) হে জীৱিত জনা ! আৰু আনকও জীৱিত ৰাখোতা, হে চিৰন্তন আৰু আনকও চিৰস্থায়ী ৰাখোতা, তোমাৰ কৃপাৰ সৈতে মোক সহায় কৰা।

এই দোৱাবোৰেই আমাৰ নিজ নিজ জীৱনত এটা পৰিৱৰ্তন সাধন কৰিব পাৰে। আঁহজৰত (ছাঃ)য়ে শিকোৱা এই দোৱাবোৰৰ অনুবাদ নিজৰ ভাষাত পঢ়ি ইয়াৰ গূঢ়াৰ্থ বুজি লৈ আমি সদায় পঢ়া উচিত। ইয়াৰ পিছত বুখাৰী চৰিফত এটা এনেদৰে দোৱাৰ উল্লেখ আছে, আল্লাহুন্মাজ আলনি ফি কালবি নুৰান, ওৱা ফি বাছৰি নুৰান, ওৱা ফি ছাময়ি নুৰান ওৱা আন ইয়ামিনি নুৰান, ওৱা আন ইয়াছাৰি নুৰান, ওৱা ফাউকি নুৰান, ওৱা তাহতি নুৰান, ওৱা আমামি নুৰান, ওৱা খালফি নুৰান, ওৱাজআল লি নুৰান। অৰ্থাৎ হে আল্লাহ ! মোৰ হৃদয় আলোকিত কৰা, মোৰ চকুত কিৰণ ঢালি দিয়া, মোৰ কাণত শ্ৰৱণৰ শক্তি আৰু আলোক স্থাপন কৰি দিয়া, মোৰ ওপৰ ভাগতও পোহৰ হওঁক, আৰু মোৰ তলফালতও পোহৰ হওঁক, মোৰ

আগতও পোহৰ স্থাপন কৰা, মোৰ পিছফালতও পোহৰ ৰাখি দিয়া, মোৰ বাবে পোহৰেই পোহৰ স্থাপন কৰি দিয়া।

ইয়াৰ পিছত আৰু এটা দোৱাৰ উল্লেখ এনেদৰে আছে, আল্লাহুমা ইনি আয়ুজুবিকা মিন মুনকাৰাতিল আখলাকি ওৱালআমালি ওৱালআহুৱায়ি। (তিৰমিজি)

হে মোৰ আল্লাহ ! মই বৰ একাগ্ৰতাচিন্তে আৰু বৰ আমলৰ সৈতে আৰু বৰ ইচ্ছা প্ৰবণতাৰে তোমাৰ আশ্ৰয় বিচাৰো।

এয়া অতি চমু দোৱা ! যদি মানুহে বেদনাসিক্ত হৈ এই দোৱা কৰে তেন্তে বহুতো বেয়া আৰু পক্ষিলতা দূৰ হ'ব আৰু নেকিৰ জন্ম হ'ব।

ইয়াৰ পিছত আছে ষড়যন্ত্ৰৰ পৰা ৰক্ষা পোৱাৰ দোৱা : আল্লাহুমা ইনা নাজআলুকা ফি নুহুৰিহিম ওৱা নাআজুবিকা মিন শুৰুৰিহিম (আবু দাউদ)

হে আল্লাহ ! মই তোমাক সিহঁতৰ মনৰ বিৰুদ্ধে ৰাখো আৰু সিহঁতৰ দুষ্টালিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰো। এই দোৱা বৰ্তমানে আহমদী সকলে বেছি বেছি পঢ়া উচিত। শত্ৰুৰ কু অভিসন্ধিৰ পৰা আল্লাহ তা'লা আমাক নিৰাপদ ৰাখক।

হুজুৰ আনোৱাৰ (আইঃ)য়ে হজৰত মছীহ মাওউদ (আঃ)ৰ কিছুমান দোৱা বৰ্ণনা কৰি কৈছে যে হজৰত মছীহ মাওউদ (আঃ)য়ে মৌলবী, নজিৰ হুছেইন চাহাব দেহলবীৰ পত্ৰৰ উত্তৰত তেওঁক খোদা প্ৰাপ্তিৰ পদ্ধতি বৰ্ণনা কৰি লিখিছিল আচ্ছালামু আলায়কুম ওৱা ৰাহমাতুল্লাহি ওৱা বাৰাকাতুহু পদ্ধতি হ'ল এয়া যে নামাজত নিজৰ বাবে দোৱা কৰি থাকক আৰু খবদৰ চেলেংপেতিয়া অমনযোগী নামাজত আনন্দিত নহ'বা বৰং যিমান দূৰ সম্ভৱ মনোযোগ দি নামাজ পঢ়িবা। যদি নামাজত মনোযোগ সৃষ্টি নহয় তেন্তে পাঁচ ওয়াক্তৰ প্ৰত্যেক নামাজত খোদা তা'লাৰ ওচৰত প্ৰত্যেক ৰাকাতৰ পিছত থিয় হৈ এই প্ৰাৰ্থনা কৰিব যে হে খোদা ! সৰ্বশক্তিমান মহা প্ৰতাপী, মই এজন অতি গোনাহগাৰ হওঁ আৰু মই এনেকুৱা গোনাহগাৰ যে গোনাহৰ বিধে মোৰ হৃদয় আৰু শিৰা উপশিৰা আক্ৰান্ত কৰি পেলাইছে। মই নামাজত পূৰ্ণ মনোযোগ স্থাপন কৰিব নোৱাৰো, ভুল, দুৰ্বলতা আদি ক্ষমা কৰা আৰু হৃদয় কোমল বনাই দিয়া আৰু মোৰ হৃদয় কক্ষত তোমাৰ মহানতা আৰু তোমাৰ ভয় ভীতি আৰু তোমাৰ ভালপোৱা স্থাপন কৰা যাতে তাৰ জৰিয়তে মোৰ এই কঠিন হৃদয় কোমল হয় আৰু আল্লাহৰ চৰণত নামাজ পঢ়িব পাৰো।

দোৱা, প্ৰাৰ্থনা কবুল হোৱাৰ বাবে এই কামখিনি কৰাৰও অতি প্ৰয়োজন আছে যে আমি বেছি বেছি দৰুদ শ্বৰীফ পাঠ কৰিব লাগিব। আল্লাহ তা'লা ইয়াৰ বাবে আৰু এই কাম বিলাক সম্পাদন কৰাৰ তৌফিক দান কৰক। আমি যেন তন,মন প্ৰাণেৰে এই দোৱা সমূহ কৰিব পাৰো। নিজৰ জিভাখন দোৱাৰ শব্দেৰে ভৰাই ৰাখোঁতা হ'ব পাৰো। প্ৰকৃত ব্যাকুলতা আৰু নিকিন হৈ দোৱা কৰক যাতে হৃদয়ৰ গভীৰতা ছুই এই দোৱা প্ৰাৰ্থনা বিলাক ওলাই আহে। ৰমজানৰ বৰকত সদায় স্থায়ী ৰাখিবলৈ দোৱা কৰিব লাগিব।

আমাক আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক যুদ্ধৰ বিভিষিকাৰ পৰা নিৰাপদ ৰাখিবলৈ আৰু যুদ্ধৰ পৰিণতিৰ পৰা ৰক্ষা পাবলৈ দোৱা কৰিব। এতিয়া এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে যে অনুমান হয় যুদ্ধ ঘনাই আহিছে, বৰং এক ধৰণৰ বিশ্বযুদ্ধ আৰম্ভ হৈ গৈছে। কিন্তু বিশ্বৰ সমূহ নেতৃবৰ্গৰ এইফালে কোনো চিন্তা নাই। এনেকুৱা অৱস্থাত আহমদী সকলে নিজকে নিজে খোদা তা'লাৰ সান্নিধ্য লৈ আশ্ৰয় নিবলৈ আৰু দোৱাৰ মাজত বিৰহ,বেদনা ব্যাকুলতাৰ জন্ম দিয়াৰ বহুত প্ৰয়োজন আছে যাতে জাগতিক বিপদ আপদৰ পৰা হাতসাৰিব পৰা যায়। আল্লাহ তা'লা মানৱতা বাদক অটুট ৰাখক আৰু আমাক নিজৰ দোৱাৰ হুক আদায় কৰিবলৈ তৌফিক দান কৰক। আমীন-

أَلْحَمْدُ لِلَّهِ مُحَمَّدٌ وَنَسْتَعِينُهُ وَنَسْتَغْفِرُهُ وَنُؤْمِنُ بِهِ وَنَتَوَكَّلُ عَلَيْهِ وَنَعُوذُ بِاللَّهِ مِنْ شُرُورِ أَنْفُسِنَا
وَمِنْ سَيِّئَاتِ أَعْمَالِنَا مَنْ يَهْدِهِ اللَّهُ فَلَا مُضِلَّ لَهُ وَمَنْ يَضِلَّهُ فَلَا هَادِيَ لَهُ وَنَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ
وَنَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، عِبَادَ اللَّهِ رَحِمَهُ اللَّهُ إِنَّ اللَّهَ يَأْمُرُ بِالْعَدْلِ وَالْإِحْسَانِ وَإِيتَاءِ ذِي الْقُرْبَى
وَيَنْهَى عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ وَالْبَغْيِ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ أَدْكُرُوا اللَّهَ يَذْكُرْكُمْ وَادْعُوهُ يُسْتَجِبْ
لَكُمْ وَلِذِكْرِ اللَّهِ أَكْبَرُ -

ASSAMESE KHULASA KHUTBA JUMA HUZUR ANWAR aba 5 APRIL 2024

BOOK POST (PRINTED MATTER)

TO,

.....
.....
.....

From: Ahmadiyya Circle Office, Abhayapuri M.G. Road W/n-IV, Bongaigaon Assam 783384. # 6000032598,9707110844